

India supplies medicines to African Countries

May 08, 2020

ভাৰতে আফ্ৰিকান ৰাষ্ট্ৰসমূহলৈ ঔষধ পাতি যোগান ধৰে

মে' 08, 2020

1. মহামাৰীৰ প্ৰতি সঁহাৰি স্বৰূপে ভাৰতে তত্পৰতাৰে ক'ভিড-19-ৰ দ্বাৰা প্ৰভাৱিত বিভিন্ন আফ্ৰিকান ৰাষ্ট্ৰসমূহলৈ সাহায্য প্ৰদান কৰিবলৈ আগবাঢ়ি আহে। এইয়া হৈছে আফ্ৰিকাৰ সৈতে ভাৰতৰ পৰম্পৰাগতভাৱে দৃঢ় বন্ধুত্ব আৰু সংহতিৰ পৰিচয় যি বিগত কিছু বছৰত এক নতুন শিখৰত উপনীত হৈছে।

2. ভাৰতে আফ্ৰিকাৰ 25 খনতকৈ অধিক দেশলৈ ঔষধৰ পেকেজ প্ৰেৰণ কৰিছে। এই ঔষধৰ পেকেজত হাইড্ৰক্সিক্লৰকুইন, পেৰাচিটামল আৰু অন্যান্য ঔষধ আছে যি তত্পৰতাৰে মহামাৰীৰ সৈতে যুঁজ দিয়াৰ কাৰণে প্ৰয়োজনীয়। এই ঔষধসমূহ মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ কাৰণে আফ্ৰিকাৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ পৰিপূৰক হিচাপে প্ৰত্যাশিত।

3. প্ৰধানমন্ত্ৰী মোডীয়ে 17 এপ্ৰিল 2020 তাৰিখে বৰ্তমান আফ্ৰিকান ইউনিয়নৰ অধ্যক্ষ তথা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি ৰামাফোচাৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে তেখেতৰ বাৰ্তালাপত ভাইৰাছৰ বিৰুদ্ধে যৌথ আফ্ৰিকান প্ৰচেষ্টাৰ কাৰণে বাৰতে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে 9 এপ্ৰিল 2020 তাৰিখে ওগাণ্ডা গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামান্য যুৱেৰি কাণ্টা মুছেভেনিৰ সৈতে টেলিফোন যোগে বাৰ্তালাপত মিলিত হৈছিল। 6 মে 2020 তাৰিখে প্ৰধানমন্ত্ৰীয়ে ইথিঅপিয়াৰ প্ৰধানমন্ত্ৰী অবি আহমেদৰ সৈতেও কথা পাতে।

4. ইয়াৰ আগতে এপ্ৰিল 2020ৰ সময়ছোৱাত, বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ক'ভিড-19-ৰ সৈতে যুঁজত আফ্ৰিকাৰ লোকসকলৰ লগত ভাৰতৰ সংহতি প্ৰকাশৰ কাৰণে বিভিন্ন আফ্ৰিকান দেশসমূহৰ তেখেতৰ সমকক্ষসকলৰ সৈতে কথা পাতিছিল আৰু তেওঁলোকক সকলোধৰণৰ সাহায্যৰ প্ৰদানৰ প্ৰস্তাৱ দিছিল। তেখেতৰ প্ৰস্তাৱক এই দেশসমূহে যথেষ্ট প্ৰশংসা কৰে।

5. AIIMS ৰায়পুৰৰ সহযোগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ দ্বাৰা আয়োজিত "ক'ভিড-19 মহামাৰী: স্বাস্থ্য বিশেষজ্ঞৰ কাৰণে প্ৰতিৰোধ আৰু ব্যৱস্থাপনা নিৰ্দেশাৱলী"-ৰ ওপৰত স্বাস্থ্যকৰ্মী আৰু আনসকলৰ বাবে ই-আই টি ই চি-ৰ পাঠ্যক্ৰম এতিয়া আফ্ৰিকাৰ সকলো স্বাস্থ্যকৰ্মীলৈও সম্প্ৰসাৰিত কৰা হৈছে। মন্ত্ৰণালয়ৰ এই পদক্ষেপক বহলভাৱে আদৰণি জনোৱা হৈছে। উল্লেখযোগ্য যে আই টি ই চি কাৰ্যক্ৰমৰ অধীনত সমস্ত প্ৰশিক্ষণ আৰু সক্ষমতা বৃদ্ধিৰ 40 শতাংশতকৈ অধিক শ্লট পৰম্পৰাগতভাৱে আফ্ৰিকাৰ দেশসমূহৰ কাৰণে নিৰ্দিষ্ট কৰা হৈছে।

নতুন দিল্লী

মে' 08, 2020

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.